

## অৰুণিমা সিন্ধা

জয়ত্রী গোস্বামী মহন্ত

এখন চলন্ত বেলগাড়ী...

‘দে বুলি কৈছোঁ নহয়, দিদে এতিয়াই।’— ডকাইতৰ দলটোৱে এজনে ছটা মাতেৰে প্ৰচণ্ড শব্দ কৰি ধৰকি দিলৈ।

চলন্ত বেলগাড়ীখনৰ দৰাটোত বছতো মানুহ। আটাইবে মুখবোৰ শুকাই টেমি যেন হৈছে। কোনোও কাকো সহায় কৰিবলৈ মনোবল গোটাৰ পৰা নাই। বৰং ডকাইতবোৰে বিচৰা মতে হাতৰ, কাণৰ আৰু ডিঙিৰ অলঙ্কাৰবোৰৰ লগতে যাৰ হাতত যি টকণ-পইচা আছিল প্ৰাণৰ মায়াত নীৰবৈ, বিনাপ্রতিবাদে ডকাইতবোৰ হাতত তুলি দিছে।

একমাত্ৰ ব্যতিকৰ্ত্ত্ব চাৰিছ বছৰ বয়সৰ গাভৰ অৰুণিমা সিন্ধা। লক্ষ্মীৰ পৰা দিলী অভিমুখে আহি আছিল বেলগাড়ীখন। বেল পুলিচ বা গাৰ্ড কাৰো খবৰ নাছিল যে চলন্ত বেলগাড়ীত নিৰ্বিবাদে ডকাইতি লুঠন চলাই গৈছে এন্ডল দৃষ্টিকাৰীয়ে।

খণ্ডত টিঙ্গিৰি তুলা হৈ এইবাৰ ডকাইতবোৰ মাজৰ পৰা এজন আহি অৰুণিমাৰ সন্মুখত থিয় হ'ল।

‘দে বুলিছোঁ নহয় এতিয়াই ভালে ভালে দি দে চেইনডাল। নহ'লৈ ... তাৰ পৰিণাম মুঠোও ভাল নহ'ব।’

অৰুণিমা নিকদেগ। অৰুণিমা অসংকুচিত। অৰুণিমাৰ দুচকুত সাহস।

‘মই দিব নোৱাৰোঁ। মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ। ইয়াত মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনোমতে তোমালোকক দিব নোৱাৰোঁ।’

অৰুণিমা সিন্ধা ভাল ভলীবল খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে সুনাম আৰ্জি হৈছে। উক্তৰ

প্রদেশত ঘৰ তেওঁৰ। ২০১১ চনৰ ঘটনা এয়া।

বেলগাড়ীখন চলি আছিল। ডকাইতৰ দলটোৰ লুটপাতো চলি আছিল অবিবাম। সিংহতে বাবে বাবে সোণৰ চেইনডাল বিচাৰি অৰণিমাক ধমদি দি আছিল। অৰণিমা কিন্তু কোনো ধমকিৰ ওচৰত সেও মনা বিধৰ ছোৱালী নাছিল।

বেল গাড়ীখনৰ একেটা ডৰাত থকা আন বছতে চকুৰে অৰণিমাক চেইনডাল দি দিবলৈ ইঙ্গিত দিছিল যদিও তেওঁ অন্যায়ৰ ওচৰত শিৰ নত কৰিবলৈ বিচৰা নাছিল। বাবে বাবে তেওঁ একেৰাৰ কথাকে কৈ আছিল— ‘এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়।’

‘নিদিয় তেতে? আমাৰ অবাধ্য হোৱাৰ পৰিণাম কি জ্ঞাননে নাজান তই?’— কোনোৰা এজনে গৰজি উঠি ক'লৈ।

মুহূৰ্ততে দুজন ডকাইত আগবাঢ়ি আছিল আৰু কোনো একে টলকিৰ পৰাৰ আগতেই অৰণিমাক ডাঁকোলাকৈ তুলি নি চলন্ত বেলগাড়ীৰ পৰা দুৱাবেৰে বাহিৰৰ আকাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰেৰে আন এখন বেলগাড়ী আছি আছিল। অৰণিমাৰ শৰীৰটো চলন্ত বেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তলালৈ পৰি গ'ল। অৰণিমাই প্ৰাণপনে চিএগবিলৈ যদিও বেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল। প্ৰায় সাত ঘণ্টা সময় তেওঁ বেলআলিৰ কাৰত পৰি বেল আৰু সেই সময়ত কাষেদি উনচলিশখন বেলগাড়ী পাৰ হৈ গ'ল। নিশাৰ আকাৰত কোনো অৰণিমাক নেদেখিলৈ বা কোনোবাই দেখিলৈও ভয়তে আগবাঢ়ি নাছিল। বাতি পুৱালত সকলোৱে দেখিলে লঞ্চো-দিঙ্গীগামী বেলপথৰ কাৰত শুৰুতৰভাৱে আহত অৱস্থাত এজনী ছোৱালী পৰি আছে। প্ৰথমতে বেবিলী হস্পিতালত, তাৰ পিছত নতুন দিঙ্গীৰ অল ইণ্ডিয়া ইন্টিটিউট অব মেডিকেল চায়েলত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৱা হ'ল। কোনো কোনোৱে ক'লৈ টিকট নোহোৱাকৈ ভ্ৰমণ কৰা অৰণিমাই কণাটকৈ টিকট বিচৰাত বেলগাড়ীৰ পৰা জঁপ মাৰি দিছিল, কোনোৱে আকো আন কিবা কাৰণত অৰণিমাই আঘাত্যা কৰিবলৈ বেলআলিলৈ গৈছিল বুলি ক'লৈ। কথায়াৰ অৰণিমাৰো কাণত পৰিছিল, এইবোৰে তেওঁৰ মনত দুখ দিয়াৰ উপৰিও সকলো কথাকে প্ৰত্যাহান হিচাপে লৈ নতুনকৈ জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল। সেই ঘটনাটোত তেওঁ এখন ভবি চিবিনিৰ বাবে হেৰুৱাবলগীয়া হ'ল আৰু আনখন ভবিত লোৰ বড় সুমুৰাই তাৰ সহায়ত টলাফিৰা কৰিব পৰা কৰা হ'ল। হেৰুৱা ভবিথনৰ ঠাইত কৃত্ৰিম ভবি সংযোজন কৰা হ'ল।

হস্পিতালৰ বিছনাত শুই থাকোতে তেওঁৰ মনত হিমালয়াৰ শৃংগলৈ উঠাৰ সপোন তীৰ হ'বলৈ ধৰিলৈ। এভাৰেষ্ট বিজয়ৰ আকাৎক্ষাত তেওঁ ভবিব বিষ আৰু বিকলান্তাৰ কথা পাহৰি গ'ল। বৰং ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লৈ কৃতকাৰ্য্য হ'ব পাৰিব, সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলৈ।

এনেতে তেওঁ গম পালে— এভাবেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুবাই পৰামৰ্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰপৰা ওলাই ঘৰলৈ নগৈ পোনে বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ। তেওঁৰ দুচুকত তেতিয়া এভাবেষ্ট বিজয়ৰ সপোন। পৃথিবীৰ শীৰ্ষতম স্থানত ধিয় হোৱাৰ তীৰ হেঁপাহ।

বাচেন্দ্ৰি পালে তেওঁৰ স্কলো কথা সহমৰ্ভিতাৰে শুনিলৈ। ছোৱালীতনীৰ দুচুকুৰ সপোন, প্ৰত্যাহান আৰু আত্মপ্ৰত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জগালৈ যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। তেওঁৰ আকাঙ্ক্ষা দেখি বহুজনে তেওঁক পৰামৰ্শ দিছিল— বোলে তোমাৰ এখন কৃত্ৰিম ভবি, আনখন থাকিও নগকাৰ দৰে। পৰ্বতাবোহুণৰ যিবিলাক অতি কঠিন কৌশল, আৰু পৰিশ্ৰম তাত এনেকুৰা অবস্থাবে সাফল্য লাভ কৰা তোমাৰ বাবে সন্তুষ্ট নহ'বগৈ। তাতোকৈ সাধাৰণভাৱে জীৱনটো পাল কৰা, এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন কৰিব নালাগে।

পিছে যাৰ দুচুকুত এভাবেষ্ট বিজয়ৰ সপোন আৰু অন্তৰত প্ৰচণ্ড সাহ আৰু আৰুবিশ্বাস তেওঁক জানো এনেবোৰ কথাই লক্ষ্যৰপৰা বিচুত কৰিব পাৰে! লক্ষ্যত স্থিৰ হৈ থাকি দিনে দিনে অৰণিমা-আগবাঢ়ি গ'ল। আগতে লগোৱা কৃত্ৰিম ভবিখন পৰ্বতাবোহুণৰ বাবে উপযোগী নাছিল। নতুন ভবি লগাবলৈও প্ৰায় যাঠি-সন্তুষ্ট হেজাৰ টকাৰ আৰশ্যক। বছ চেষ্টাৰ মূৰত সেইখিনিও যোগাব হ'ল। কেবাগৰাকীয়ো সহস্ৰয় ব্যক্তিয়ে সহায় কৰিলৈ। সঁচাকৈৱো এদিন দেখা গ'ল— এখন কৃত্ৰিম ভবি আৰু আনখন লোৱা বড়ৰ সহায়ত চলাফিবা কৰা ভবিব গাভৰ গৰাকীয়ে মনত অদম্য উৎসাহ আৰু দুচুকুত হেজাৰ সপোন লৈ উন্দৰ কাশীত থকা ইকো এভাবেষ্ট এক্সপেডিচন গ্ৰাহণ যোগ দিলৈগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশনে চলোৱা অনুশীলন কেম্পত এভাবেষ্ট বিজয়ীনী বাচেন্দ্ৰি পালৰ তত্ত্বাবধানত অনুশীলন চলিল।

শাৰীৰিক, মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় একোৱে অভাৱ নাছিল অৰণিমাৰ। ভবিখন হেকওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ কপালবিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি-পৰি লাগিছিল তেওঁ। প্ৰায় এবছৰ কাল একে লেখাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত বাধি অনুশীলনতে আত্মসম্পৰ্ণ কৰিছিল তেওঁ। কেতিয়াৰা এনেকুৰাও হৈছিল যে আন স্বাভাৱিক মানুছে যিটো খোজ দিওতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনিঘণ্টাও লাগিছিল। তথাপিৰ আশা এৰি দিয়া নাছিল অৰণিমাই।

তেওঁক পৰ্বতাবোহুণ অভিযানত সহায় কৰা শ্ৰেণীজনেও আনকি তেওঁৰ তেজেৰে তুমৰলি হোৱা ভবিব অবস্থা দেখি কেবাবাৰো প্ৰাণ বচাবলৈকে তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিলৈ।

অকণিমাই হলৈ কোনো বাধা-বিপদ্ধির ওচৰত সেও মানিবলৈ শিকা আছিল।

অৱশ্যেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংবিৰ ২১, ১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল তেওঁ। পিছে চামছেৰ কাংবিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰো আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। পিছে সেই অসম্পূৰ্ণতাই তেওঁৰ মনৰ পূৰ্বৰ সংকল্প অধিক দৃঢ়হৈ কৰিলৈ। তেওঁৰ মনত মাউণ্ট এভাৰেষ্ট জয়ৰ আকাঙ্ক্ষা তৌৰতৰ হ'ল। এই সময়ছোৱাত তেওঁৰ মনোৰূপ বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্ৰথ্যাত ক্ৰিকেটোৰ ঘূৰৰাজ সিঙ্গেও অনুপ্রাপ্তি কৰিছিল। কৰ্কট বোগত আগ্রহত ঘূৰৰাজ সিঙ্গে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অকণিমাই দেখিবলৈ পাইছিল: ঘূৰৰাজে দেখুৱাই দিছিল— মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঞ্জাৰ হ'ব নোৱাৰে।

সেই কষ্টকৰ সময়ছোৱাত তেওঁক মনোৰূপ অটুট বাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল তেওঁৰ ভাৱ আৰু বাচেঙ্গি পালেও।

মাউণ্ট চামছেৰ কাংবিৰ শিখৰত উপস্থিত হ'ব লোৱাৰ বেদনাই অকণিমাব মনোৰূপ কমাই পেলাৰ নোৱাৰিলৈ। ববৎ তেনে অৱস্থাৰে ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাবাবে মাউণ্ট এভাৰেষ্টলৈ যাব সৰাটো যে সন্তুষ্পৰ সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলৈ। এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল অকণিমা! মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ, ভিডিওৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিবল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়োৰে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু আক্ৰিজেন। চাৰি নং কেস্প পাওঁতে দুয়োখন ভাৰিবপৰা তেজ নিগৰি ভয়কৰ অৱস্থা হৈছিল। লগত নিয়া অক্ৰিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্ৰেণিপাজনে অকণিমাক বাবে বাবে যে যিকোনো মুহূৰ্তত অক্ৰিজেন শেষ হৈ যাব। তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব। পিছে অকণিমাই কৈছিল, ইমানথিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে। যি হয় দেখা যাব।'

অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁটু দুটাৰপৰা কমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোতে বাটত বহতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল তেওঁ। কিন্তু একোৱে তেওঁক নিবন্ধ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোৰূপ আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশ্যেত ফলিল। কাঠমাণুৰপৰা যাত্রা আৰম্ভ কৰাৰ বাবন দিনৰ অন্তত নিশা

প্রায় আঠ বজ্ঞাত তেওঁ ৮৮৪৮ মিটাব উচ্চতাত অবস্থিত মাউণ্ট এভারেষ্টৰ শৃঙ্গত পদার্পণ করিবলৈ সক্ষম হ'ল। বছতো অভিযানীৰে সেইখিনি পোৱালৈকে লগত নিয়া অঞ্জিজেন প্রায় শেষ হ'ও হ'ও হয়গৈ। সেয়ে এভাবেষ্টৰ বুকুত ভৱি হৈ তেওঁলোকে খৰখৰেদাকৈ নামি আহিবলৈ বাধা হয়। কাৰণ, অঞ্জিজেন শেষ হোৱাৰ আগতে ওপৰৰ নামি আহা বাটৰ প্ৰথমটো কেম্প পাৰাগৈ লাগিব। অৰুণিমাৰো অঞ্জিজেন শেষ হ'বলগীয়া হৈছিল। লগত যোৱা শ্ৰেণিপাজনক মাউণ্ট এভাবেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিও ল'বলৈ অনুৰোধ কৰিছিল। শ্ৰেণিপাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'ব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয়ৰ পতাকা সাৰটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। প্রায় দেৰ ঘণ্টাকাল তেওঁ এভাবেষ্টত আছিল। তাৰিখটো আছিল ২১ মে, ২০১৩ চন।

এনে অৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে ২০১৫ চনত তেওঁক ‘পদ্মন্বী’ সন্মানেৰে বিভূতিত কৰে। তেতিয়াৰ সন্মানীয় বাস্তুপতি প্ৰণৱ মুখাজী ডাঙৰীয়াৰ পৰা তেওঁ এই সন্মান লাভ কৰাৰ উপৰিও একেগৰাকী বাস্তুপতিৰ পৰা ২০১৫ চনৰ ‘টেলজিং নবগে সন্মান’ লাভ কৰে। ২০১৪ চনত তেওঁ ভূতপূৰ্ব বাস্তুপতি ডঃ এ পি জে আব্দুল কালামৰ পৰা ‘এমেজিং ইণ্ডিয়ান এৰার্ড’ লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্ৰশংসা কৰে।

ভিন ভিন সময় আৰু ভিন পৰিৱেশত এইদৰে একেগৰাকী ব্যক্তিয়ে নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস ঘোগায়। এইক্ষেত্ৰত আমি একলব্যৰ কাহিনী মনত পেলাৰ পাৰোঁ। তেওঁ নিজৰ সাধনা আৰু একাগ্ৰতাৰ বলত সিদ্ধি লাভ কৰিছিল। মনত পেলাৰ পাৰোঁ মহাভাৰতৰ তৃতীয় পাণ্ডি অৰ্জুনৰ একাগ্ৰতা আৰু ধৈৰ্যৰ বিষয়ে। শব্দভেদী বাণ মাৰিবলৈ শিকিবলৈ তেওঁ গোটেই নিশা ঘিটমিটীয়া আঙুলৰ মাজত গভীৰ অৰণ্যৰ ভিতৰলৈ গৈ তাৎ শব্দ অনুসৰণ কৰি কাঁড় মাৰিবলৈ অভ্যাস কৰি কৃতকাৰ্য হৈছিল। টিফেন হকিঙ্গৰ দৰে বিশেষভাৱে সক্ষম বিজ্ঞানী গৰাকীয়ে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিছিল তেওঁৰ বিবল প্ৰতিভাৰ জৰিয়তে। অৰুণিমা সিন্ধাৰ দৰে লক্ষণগৰাকী আমাৰ মাজত আছে। কেৱল তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সামান্য আশ্বাস, সহমৰ্ভতা আৰু সহায়ৰ প্ৰয়োজন। অৰুণিমাৰ নিজৰ ভাষাত, ‘মই মাত্ৰ এজনী অৰুণিমা

‘নহৱ, মোৰ দৰে হেজাৰ বিজাৰ অৰণিমা আছে, আপোনালোকে সেইসকলক চিনালু কৰি জীৱনৰ বাটত আগবঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা যোগালৈ সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব।’  
লেখক-পৰিচয় :

**ড° জয়ন্তী গোস্বামী মহন্ত (১৯৬০) :** ড° জয়ন্তী গোস্বামী মহন্ত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা ভূতপূৰ্ব সাংসদ। গল্প, কবিতা, উপন্যাস, শিশু-সাহিত্য বচনা কৰাৰ উপৰি তেওঁ সমসাময়িক আৰ্থ-সামাজিক আৰু বাড়নৈতিক দিশৰ মননশীল প্ৰবন্ধও বচনা কৰিছে। বিশ্বসাহিত্যৰ বছ উল্লেখনীয় গ্ৰন্থৰ অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈও বৰঙলি আগবঢ়াইছে। কটন কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ তথা গোহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অধ্যাপক হিচাপে কার্যনির্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ড° মহন্তৰ বিজ্ঞান বিষয়ক বছতো গবেষণামূলক প্ৰবন্ধ দেশ-বিদেশৰ আগশাৰীৰ আলোচনীত প্ৰকাশ পাইছে। ড° মহন্তই ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে বাঙ্গাসভাৰ সাংসদ আছিল। ‘মহাকবি’, ‘গান্ধীৰ্বী’, ‘চাণক্য’ আদি উপন্যাস, ‘অন্য এক বত্তাকৰ’, ‘উৰলি যোৱা চাদৰ’ আদি গল্প-সংকলন, ‘অসম আন্দোলন : যুগমীয়া চিন্তাৰ প্ৰতিফলন’ শীৰ্ষক প্ৰবন্ধ-সংকলন, ‘চেমনীয়াৰ বিশ্ব সাহিত্য’, ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’ আদি শিশু-কিশোৰৰ উপযোগী গ্ৰন্থ ড° মহন্তৰ উল্লেখযোগ্য সৃষ্টি। বৰ্তমানে ‘এদিনৰ সংবাদ’ কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰি থকা মহন্তক ২০১৮ চনত ভাৰত চৰকাৰে পদ্মন্বীৰ উপাধিৰে সন্মানিত কৰে।

### পাঠবোধ :

জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহৰণ হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উন্নত প্ৰদেশৰ অৰণিমা সিন্ধা নামৰ চাৰিশ বছৰীয়া যুৰতী এগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। বাট্টীয় পৰ্যায়ৰ ভৱীনলৈ গোলুকৈ অৱণিমা সিন্ধাই লক্ষ্মীৰ পৰা দিল্লী অভিযুক্তী বেলায়াত্তা দুৰ্বৃত্তৰ কৰলত পৰি এখন ভৰি চিৰদিনলৈ হেকৰালগীয়া হৈছিল। আনখন ভৰিতো লোৰ বড় সুমুৰাই চলা-ফিৰা কৰিবলগীয়া হৈছিল। হেকওবা ভদ্ৰিগনু ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰ্বল সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰণিমাই নিজন্ম শাৰীৰিক প্ৰতিবন্ধকতা নেওঁচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। ইতিমধ্যে এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰি পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰণিমাই নিজকে পৰ্বতাবোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আবোহণ কৰি নিজন্ম সপোন দিঠকত পৰিণত কৰিছিল।

বি সহজ শান্তিক প্রতিবেচকতাক সহজভাবে নিজের দৃষ্টিগৰাবলে জড় করি আটিছে, তেনে সহজেই নিজের অধ্যবস্থার উপরিয়ে দৃষ্টিগৰাবল সৌভাগ্যগ্রহণ করে সুবিধা করি উপরোক্ত চানেকি দেশুরটোৱে অকণিমা সিন্ধাই। অকণিমাৰ উপৰিবাব কাহিনী মতন প্রজন্মৰ বাবে প্ৰেৰণাৰ উৎসস্থৰণ !

### শক্তি আৰু টোকা :

অনুমা	১. যাক সহজ কৰিব মোখাবি।
অভিযাত্ৰী	২. দুর্গম পথৰেৰে যোৰা সাহসী মোখ।
ত্ৰুটিলি	৩. ত্ৰুটি আদি লালি লৃতলি পৃতলি হোৰা।
পদাৰ্পণ	৪. এষাহিত গৈ ভলি নিয়া বা উপহিত হোৰা কাৰ্য।
প্ৰতিকূল	৫. অসুবিধা সৃষ্টিকাৰী, বিনুকুল।
লৃষ্টিন	৬. লৃট কৰা কাৰ্য, উকাউতি।
বিপদাপন্ন	৭. বিপদত পন্না।
বিচাত	৮. স্থালিত, মিঠো এৰা পৰিহো।

### প্ৰশাবলী

#### ভাৰ-বিমোচক :

##### ১। চমুকৈ উন্নৰ লিখা :

- (ক) অকণিমা সিন্ধাই কোনবিধ খেসাত বিশেষ দক্ষতা আছিল ?
- (খ) অকণিমা সিন্ধাই ঘৰ ক'ত ?
- (গ) হস্পিতালত থাকোতে অকণিমাৰ মনত কি সপোনে তীব্ৰ কপ লৈছিল ?
- (ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অলৱিমাই বাক আৰু কিয় লগ ধৰিছিল ?
- (ঙ) মাউণ্ট এভাৰেষ্টত অকণিমাই বেন্তিয়া আৰোহণ কৰিছিল ? তেওঁ তাৰ কিমান সময় ধৰি আছিল ?

২। অকণিমা সিন্ধাই বেল্যাত্ৰীৰ সময়ত কি দুঃটিনাল মুখামুখি ইবলগীয়া হৈছিল ? এই দুঃটিনালত অকণিমাই কি হেৰোবলগীয়া হৈছিল ?

৩। অকণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল ?

৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অকণিমাই কেনেদৰে অনুশীলন কৰিছিল ?

৫। অকণিমা সিন্ধাই কিয় লাডাখত থকা মাউণ্ট চামছৰে কাংবিৰ অভিযান সম্পূৰ্ণ কৰিব নোৰাৰিলে ?

৬। অকণিমা সিন্ধাই এভাৰেষ্ট ভাভিয়ানৰ বৰ্ণনা দিয়া।

৭। 'একেগবাকী ঘূর্ণিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।'—কথাবাৰৰ ঘূৰ্ণিযুক্ততা অৰণিমা সিন্ধাৰ জীৱনৰ আধাৰত বুজাই লিখা।

৮। ক্ৰিকেট খেলুৰৈ যুৱাৰাজ সিঙ্গে অৰণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল ?

৯। চমৃটোকা লিখা :

বাচেন্দ্ৰি পাল, টেনজিং নবগে, ষ্টিফেন হকিং।

ভাষা-বিষয়ক :

১। সন্ধি ভাঙা :

সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহান, বিপদাপন্ন।

২। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা :

অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল।

• • •